

প্ৰবাস নানান দুৰ্বল সৌৱৰণ্যেৰে ভৱা হলো, এওঁ একোলৈকে কেৰেপ নকৰি  
সেই চেঙেৰা ডেকাৰ উগ্রমেৰেছ অসমত শেষলৈকে কাম কৰি গল। এই  
কৰ্মক্ষেত্ৰই এওঁৰ শুভ্র আৰু সৰ্ত্তাৰ্থ ধৰ্মাছৰ ভৱীষণেক কুমাৰী বোঢা আৰু  
দ্বিতীয়া পঞ্জীকে আদি কৰি ভাসেথিনি আজীৱন সমাধি-ভূমি। তথাপি অসমত  
তথি দিয়া দিন ধৰি আদিন এখন্তেকলৈও আলাহ-দুৰ্বল নামানি লেৰালেপোৰ্বাকৈ  
একুৰি দুৰ্বলতাৰ ওপৰ কাল ধাটলৈ। সদিয়া, অৱশ্যুৰ আৰু নায়চাঙ্গত এওঁৰ  
প্ৰথম ছোৱা কাল কঠাই। ১৮৪১-ৰ অষ্টবৰত উঙ্গনি অসমৰ পৰা নগা আদিৰ  
বিদ্ৰোহত খো খাই যেতিয়া ভৱনে নগীৰত কিছু কাললৈ ধিভাপিজয়গৈ,  
তেতিয়া পঢ়াপালি, বৰ্ম-প্ৰচাৰ আৰু মাউৰাখালিব কাৰ্যেই তেওঁৰ সকলোখিনি  
সময় শুহি গৈয়। ১৮৪৮-ত ছড়াড়-দম্পতীয়ে অবৰ্যাই দিয়াত হৰ্ষস্থলাভৰ  
বাবে ব্ৰহ্মন-সম্পত্তি আমেৰিকালৈ যাব, আৰু ১৮৫১ ব'ধাৰ্চত মূলদিতি পুনৰ কাক  
পাতে। আগম কাৰ্য উপবিষ্ণ এওঁ এতিয়া খৃষ্টীয় অসমীয়া সাহিত্যৰ মাৰে  
কঠিন পৰিশ্ৰম কৰে, আৰু বাইবোল পুঁথিৰ বহুত কথা আৰু খৃষ্টীয় তুতি-  
গান একুৰি অসমীয়ালৈ ভাবে। বাৰ ব'ছৰৰ কঠোৰ কষ্টৰ পাছত ১৮৬৭-ৰ  
আগষ্টত এওঁ প্ৰথম "অসমীয়া-ইংৰাজী" ছপা অভিধানখনি উলিয়াম, আৰু  
অসমীয়া জাতিক এই অৱদানৈবেই তেওঁ চিবলু কৰে। আৰো  
হাস্য-লাভৰ বাবে এঙ্গলৈক দ্বিতীয় বাৰ আমেৰিকালৈ যাব, আৰু তাতেই  
১৮৬৯-ৰ সেপ্টেম্বৰত এওঁৰ প্ৰথমা লক্ষী চুকাব। সিমান্তে জীৱেক কুমাৰী  
মেধিমাক-সাধিৰ লৈ ১৮৭১ ত তেওঁ ডেন্কৰ্থৰ বিধৰা পঞ্জীক পুনৰ্বিবাহ কৰাব,  
আৰু তেওঁৰ ১৮৭৪ ত হৰ্ষস্থলাভৰ বাবে ব্ৰহ্মদেশলৈ গৈ তাতে মৃত্যুৰ মুখত  
পৰে। জীৱেক যেবিয়াছ মাহী শাকৰ লঙগত মান দেশলৈ গৈছিল, আৰু  
আৰু তাৰ পথা নগীৱলৈ উলটি আহোতে এবো গুৰাঞ্জপাবৰ ওচৰতে হৰ্ষজ্ঞত  
পৰি জাহাজতে চুকাব। ১৮৭৮ত এওঁ যেতিয়া শেষ বাৰ অসম এবে,  
বিদাৰ দিউভাসকলক বৈছিল—“বাৰলৈ মোখ সত যোৱা নাই। ঘোৰ হিয়া  
ইয়াতে থাকি বাৰ।” ইয়াৰ পৌচ-বছৰ পাছত আমেৰিকাৰ মিছিগানৰ ইটন  
বেপিড নামৰ ঠাইত ১৮৮৩-ৰ ১০ নৱেম্বৰত ৭১ ব'ছৰ ব'মসত মাহিলছ ব্ৰহ্মনে  
চিৱশাস্তি-লাভ কৰে। এই ব'ছৰ ব'মসত মাহিলছ ব্ৰহ্মনে  
অৱ্যনৰ কীৰ্তিস্তন্ত্ৰ এই শক্তকোৰত ১৪০০০ মাল অসমীয়া শক্ত আৰু তাৰ  
অসমীয়া আৰু ইংৰাজী অৰ্থ দিয়া আছে; আৰু সকলো কথা প্ৰিণ্ড, তেওঁ

যে ইমানবিনি অসমীয়া। শব্দ গোটাই সঞ্চাই বাখিলে; ইও সামান্য লাভৰ কথা নহৱ। এই অভিধানৰ ইংৰাজী পাতনিতে এও ইয়াৰ সংগৰীয়া ইংৰাজী-অসমীয়া শবকোষ এখনি লিখাৰ সকলৰ প্ৰকাশ কৰিছিলা। হেমচন্দ্ৰ বৰুৱাৰ পাচাশজীয়া অভিধান, ছেমকোষ আদি ওলোৱাৰ আগস্টীকে এইখনেই একমাত্ৰ অসমীয়া ছপা শবকোষ আছিল। ইংৰাজী পাতনিত এও লিখিছে—“ইয়াৰ আগতে এই ভাৰকৰ কোনো গঢ় লোপোৱাত আৰু যেৱে যেনেকে পাৰ তেনেকে সিথাত আৰু সকলো প্ৰথম চেষ্টাৰ দহৱেই এই চেষ্টাও লিচ্ছ অলপ নহৱ অসম অসম্পূৰ্ণ হৰহ। তথাপি বিলা-বিচাৰে এটি শব্দও সৰকি ঘাৰলৈ দিয়া হোৱা নাই, আৰু সন্দেহৰ স্থলত আটাছিতকে জ্ঞান-ৱৰোধক লোকক সুধি লোৱা হৈছে। ইয়াৰ আধৰ-জোটনিত অসমীয়া পঞ্জিত ঘাত্বায় বকৰায় নিয়ম মানিচো হৈছে; মোৰ বিয়াস, আনবোৰ নিৱয়ভকৈ এই নিৱয়েই অনসাধাৰণৰ উচ্চাবণ সৰ্গত অধিক মিলে। গতিকে এই শবকোষ আৰু “অকলোদহ” কাৰ্য্যত তথা খৃষ্ণীয় অসমীয়া সাহিত্যৰ “আধৰ-জোটনিব” বাবে এঙ্গোকৰা অজ্ঞতাত দোৱ পেসাৰ খোজা সমাপোচকসকল “অৱগুণ” ওপৰ-চকুৱা। “লেই আধৰ-জোটনিবেই লিখা তেওঁৰ এই অভিধানৰ “আভাস”টি যেনে সুজ্ঞপূৰ্ণ, তেনে আবেগ উদ্বীপনায়।”

“সকলো জাতি আৰু মানুষৰ মাঝত নিজি মাত্ৰি ভাসা আদৰণিৱ। সেৱে জিমান কি যিনি আৰু অসোভিত নহওৰ, তেওঁ আপোন ভাসা বুলি নেবে।” বৎ-বিশ্বাস, বাজ্য ভগা আৰু নতুন বাজ্য পতা, এনে দুটিনাৰ দ্বাৰা বা নানা বিদেশি ভাসা সিকাতে মাত্ৰি ভাসাৰ শুচাৰ নোৱাৰে। আমাৰ এই অচম দেসত ইয়াৰ “শ্ৰাদ্ধ” দেখা গৈচে। পুৰো আহোম বজ্রাশকলে এই দেসে জই কৰি স স বচৰ ভোগ কৰিলে। তেওঁবিলাৰ্থ ভাসা খীমতি জাতিব সমৰ্পিয় এক ভাসা আচিল। কিন্তু এনে অতি আচৰিত জে বজ্জি-সকলৰ ভাসাই অসমীয়া ভাসাৰ “একো হানি” নক্ষি ঐতিয়া প্ৰাই শৈই ভাসা আপুনি লৌপ ইল। এইবৈ মান আৰু মচুমানৰ শৈষ্ট বাবে বাবে এই দেসত বৎ কৰি দৈসৰ বহু উত্পাত কৰিলে, তথাপি ভাসাৰ “একো লব” নহল। আৰু বৰ্তমান কালজ এই দৈশ ইংলণ্ডসকলৰ অধিব হোআত তেওঁবিলাৰ্থে অচিয়া: ভাসাৰ অতি বিসেস শহায় নহই বঢ়ালি ভাসাৰ নিজি ভাসা বুলি গৰণমেণ্টৰ সকলো কথম আৰু কুল আদিতো বেষ্টহায় কৰে। ভাবে আমাৰ “অচিয়া:

য়াছহৰ এভাগে জিবিকাৰ উপাইৰ নিমিত্তে বহু অন্ধেৰে বিদেশি ভাসা সিকে ; আৰু কিছু বঙালি কথা লিখিব বুজিৰ পাবিলে কাচাৰিলৈ গৈ তাত বঙালি অচমিয়া দুয়োকেো মিহলাই আবজি আদি লিখি জিবিকাৰ উলিয়াই । কাচাৰি ঘৰত দিনৰ দিনটো হিন্দুহানি বঙালি অক্ষি কেতিয়াৰা কিছু অচমিয়া কথাও মিহলাই কাৰ-কাজ কৰে ; কিন্তু আপোন ঘৰ পৰিআল পোআ যাত্ৰে স্বৰ কপে নিজ মাত্ৰি ভাসাৰে আলাপ কৰে । এইদৰে প্ৰাই ৩০ বছৰ গল, কিন্তু অচমিয়া ভাসা অৱগুণ্ঠ নদিৰ সেঁতৰ নিচিনাকৈ থাজ্যৰ মাজত একেদৰে চলি আছে আৰু আগলৈকো চলিৰ ॥”

নিধি লেৱি কাৰৱেল খৃষ্টীয় অসমীয়া সাহিত্যৰ তত্ত্বাচার্টি । ভাৰ্টন আৰু কটৰৰ যেমে তেওঁলোকৰ সদিয়াৰ পঢ়াশালিব বাবে গোটোৱা লৰাৰোৱাৰ ভিতৰত নিধি নামে চোকা-বুলীয়া সকল দৰা এটি পাইছিল ; ছপাশালৰ উমেদাৰ কপে তেওঁলোক জয়পুৰলৈ লৈ আছে । তেড়িয়া নিধিৰ বয়স চৌধুৰি বছৰ ; খৃষ্ট ধৰ্ম - গ্ৰহণ কৰিবৰ ইচ্ছা প্ৰকাশ কৰাত বিচক্ষণ বুদ্ধি আৰু অধ্যয়নশীল স্বতাৱৰ এই সৰ্বাচিক ১৮৪১ বৰ্ষ ১৩ জুনত ভৰ্সনে অৱগুণ্ঠ শবণ দিয়ে । এই আদি অৱস্থাত খৃষ্ট ধৰ্মৰ ন-শবণীয়া একোজনক আমেৰিকাৰ একোজন ধনীয়ে একোটা বৃত্তি দিয়ে ; আৰু তাৰ বাবে পৃষ্ঠপোৱকৰ উপাধিৱেই শবণীয়াজনৰ নতুন উপাধি হয় ; নিধিৰে এইদৰেই লেৱি কাৰৱেল উপাধি পাবে । এওঁ বোলে আদিতে তেওঁজ্বৰ মহকুমাৰ - কলংপুৰ মৌজাৰ স্বতাৰ গীৱাৰ কেওট কুলীয়া দৰা আছিল । ১৮৪৪ বৰ্ষ দিশেষবৰ্ত শিৱসাগৰত ভাৰ্টনে এওঁৰ পঞ্জীক শবণ দিয়ে । গত-পঞ্চ উভয় বচনাতে নিধিৰ হাত আছিল ; “অকনোদহ” ত এওঁৰ বিনহ বচন, চৰগাৰ বিৱৰণ, নবকৰ বিৱৰণ, অসু যিচু খৃষ্টৰ অৱতাৰ, নিষ্ঠাবৰ উপাই আদি পঞ্চ আৰু হিন্দুহানৰ বুদ্ধিৰ আদি গত বচনা আৰু কিছুমান চিঠি ওলায় । এই চিঠিবোৰ এখনত এওঁ ভাদেমান দিনৰ মূৰত দেখা নিজ গাৰৰ কথা বৰ্ণাইছে । ইয়াৰ উপনিও “কণি বেহেকুমাৰ সাধু” আদি কেইবাখনো সকল সকল পুঁথি এওঁ উলিয়ায় ; আৰু এওঁৰ তাৰতীয় দণ্ডবিধি আইন পুঁথি ১৮৬৫ ত শিৱসাগৰ যিন্তুন প্ৰেছৰ পথা ছাপা হৈ ওলায় । মুঠতে “অকনোদহ”ৰ বাহিবেও ভাৰ্টনৰ বাহিবোল ভাঙনি, আৰু ভ্ৰসনৰ শবকোষ আদি খৃষ্টীয় অসমীয়া সাহিত্যৰ প্ৰাম ভাগতে লিধিৰ হাত আছিল । হেমচন্দ্ৰ বৰকৰাৰ আঞ্চলীয়নীত আছে, “হই ভাৰ [ অকনোদহ ]

বৰ্ণিলাম সংশোধনৰ নিশিতে যত্ন কৰিবলৈ ধৰিলো। মোৰ এই চেষ্টাত নিধি লেৰি কাৰৱোল নামেৰে এটা দেশী খৃষ্টিয়ানৰ পৰা বৰ বাধা পাইছিলো। সি তাৰ গুৰুক ভ্রাউন চাহাবৰ বৰ্ণিলামৰ প্ৰণালীৰ এক আঙুলো লথচৰ হোৱাক মহা পাপ যেন ভাৰিছিল। তাৰ কথাত নিধিষ্ঠে জনচেৰেক ডাঙৰীয়াৰো মত 'লৈছিল।' এনে উল্লেখত নিধিৰ প্ৰতি গ্ৰাম আচৰণ কৰা হৈছে বুলিৰ নোৱাৰি। এওঁৰ 'বিনই বচন'ৰ নিচিনা বচনাত যিশু খৃষ্ট আদিব ঠাইত বিঝু-কুঞ্জ আদি শব্দ বহুৱালে ই বৈকল্পৰ ধৰ্মৰ কৰিতাব দৰে হৈ পৰিৰ—

শুনা সৰ্বজন	বিনই বচন	বিদৱে দিওক বাস।
পাপ তবিবৰ	যিচু পদ সাৰ	নাহি অঞ্চ আব আশ ॥
তেৰৈ দয়াতুৰ	আপুনি ইহৰ	পূৰ্ণ ব্ৰহ্ম সনাতন।
যিচু বিলে আৰ	সকলো অসাৰ	ভাৰি দেখা সৰ্বজন ॥...
জেন ব্ৰিঞ্চ ডালে	পথি গৈ সকলে	দণ্ড কি দুণ্ড থাকে।
সেই কাপে জ্বান	দেহত জিৱন	নিউৱে বোৱা সৱাকে ॥...
দিপ্তিতে সহন	কৰিলে গমন	অপমান নাহি হৰ।
অঙ্গকাৰে ভাই	চলিলে সদাই	পথতে উজ্জিঞ্চি খাৰ।
এই হেতু স্বন	মোৰ নিবেদন	গ্ৰীষ্মত কৰা আশ্বই।
যিচু বিলে আৰ	নাহিকে উধাৰ	জানিবা নিচৱে ভাই ॥"

এই তিনিজনৰ বাহিবেও খৃষ্টীয় অসমীয়া সাহিত্যত বৰঙণি-যোগাওভাব লেখ এলা-পেচা নহয়। ১৮৪০ ত শিৱসাগৰত প্ৰথমে এই মিশনেৰীসকলৰ প্ৰেছ ষাপিত হয়, আৰু তাৰ পৰাই ১৮৪৪ ত কাশীনাথ তামুলী কুকল আৰু বাধানাথ বৰবকৱাৰ অসম বুৰঞ্জী আৰু ১৮৪৬ ব আহুৱাৰীত ভোগালী বিহু পাছতে "অকনোদই" উলাৰলৈ ধৰে। ইয়াৰ প্ৰথম সম্পাদক ওলিবৰ টি কটৰ ; ইলষ্ট্ৰেটেড লঙ্গুলি নিউজ কাৰ্কতব চিত্ৰ পৰা অসমীয়া খনিকবৰ হতুৱা বুক কটাই এই কাৰ্কত সচিত্ৰ কৰা হৈছিল। ধৰ্ম, সাহিত্য, বুৰঞ্জী, বিজ্ঞান, দেখ-বিদেখৰ বাতৰি আদিয়ে ইয়াত ঠাই পাইছিল; আৰু ইয়াৰ ভাষা বুৰঞ্জী গঞ্জল দৰেই সহজ, সহল আৰু সৰ্বসাধাৰণ অসমীয়াৰ কথা-বাৰ্তাৰ গচ্ছ লিখা আছিল বাবে ই অতি সহবৰছী হৈ উঠিছিল। ১৮৬৭-৬৮ ত এই কাৰ্কতব গ্ৰাহকৰ লেখ সাত শব্দ ওচৰা-উচৰি হৈছিল, স্বৰূপতে ইয়াৰ ৫০১০ বছৰৰ পাছলৈকো অসমীয়া আলোচনী আৰু বাতৰি কাৰ্কতব বাবে এনে গ্ৰাহক-সংখ্যা আকাঙ্ক্ষাৰ কথা

আছিল। ইয়াত প্ৰকাশিত অসংখ্য বহুজীৱা প্ৰৱন্ধৰ ভিতৰত চুটিৱা বুৰঞ্জী, আহোম বুৰঞ্জী আৰু দেশ-বিদেশৰ বুৰঞ্জী কেখনমান, আৰু লেখকসকলৰ ভিতৰত চেকিয়াল ফুকল, হেমচন্দ্ৰ বৰুৱা আদি কেজনমান চিৰশ্ৰণীয়। ৩৬ বছৰ বাল মহা পয়োভৰেৰে চলি ১৮৮২ মানত এই কাকত গুলাৰলৈ এৰে ; ইয়াৰ ভিতৰতে ব্ৰাউন, ডেনফৰ্থ, রহিটং প্ৰভৃতি কেইবাজনো সম্পাদকৰ সলনি হয়।

আমেৰিকাৰ বেপটিছ মিস্ত্ৰীৰ প্ৰকাশিত অন্তৰ্ভুক্ত পুথিৰ ভিতৰত (ক) পচালীয়া পাঠ্য—বাবে-মতবা, প্ৰথম কিতাপ, সাধু কথা, প্ৰথম গণনা, দুতিয় গণনা, পদাৰ্থ বিষ্ণা ; (খ) বিবিধ—ফুলমনি আৰু কৰণা, মাৰ-জীয়েক, হেনবী আৰু তেঙ্গৰ লগুৱা, জাত্ৰিকৰ জাত্ৰা, অপৰিমিতাচাৰৰ পৰিণাম, জোচেফৰ কাহিনী, আমেৰিকাৰ আবিষ্কাৰ, বৰ্ণবিচাৰ ; (গ) ধৰ্মপুথি—আমাৰ ত্ৰাণকৰ্ত্তা যিচু খৃষ্টৰ নতুন নিয়ম, খৃষ্টৰ বিৱৰণ আৰু স্মৃতি বাৰ্তা, ডেভিডৰ গীত, নিষ্ঠাবৰ উপায়, কথোপকথন প্ৰথম আৰু দুতিয়, স্মৃতি আৰু সংহাৰ-প্ৰলয়, অসমীয়ালৈ ধৰ্ম-সম্ভাবন, পৱিত্ৰ অৱতাৰ, মুচলমান সঁকললৈ চিঠি, মুক্তিৰ বাট, পঞ্জিত আৰু ধৰ্মপ্ৰচাৰক, জাত্ৰিকৰ অমণ, সুলৰ প্ৰতিবাদ, তুতিগান (২১০টি), ডক্টৰ বাৰ্থৰ, বাইবলৰ সাধু ; (ঘ) শিশু পাঠ্য—গুৱানী সাজ, আফ্ৰিকাৰ কোৱা, বুচা চল, যুক্তনায়ক ; বামগতিৰ কাহিনী, বেদিব কাহিনী, ধাৰ্মিক চহা, বেজৰ কাহিনী, সক কালৰ ধৰ্ম, মাউডী ছোঁডালী, দেগলায বাহ। ইয়াৰ বাহিবে ১৮৪০ ত কটুব্য যেমে উলিওৱা ২৫৬ পিটীয়া অসমীয়া শব্দাবলী আৰু খণ্ডবাক্য, বিবিজ্ঞ ডেকা বৰুৱাৰ অসম দণ্ডবিধি আইন, ১৮৪৫ ত ব্ৰাউনে উলিওৱা বৰুৱ কামন্ত্ৰ পদ-গণিত আৰু লীলাৱতীৰ ভাঙনি ; ১৮৪৯ ত যুৰেৰ বিশ্বকোষৰ সহায়ত লিখা অসমীয়া লবাৰ যিত্ৰৰ ১৭৭ পিটীয়া ভুগোল-শিক্ষক আৰু ২২২ পিটীয়া অসমীয়া শিক্ষক, আৰু বিজ্ঞান আদি বিষয়ক সমাচাৰ চলিকা যন্তত ছপোৱা পেটাৰ পাৰ্লিব অছুকৰণত লিখা ব্ৰাউনৰ মেমৰ প্ৰথম ভাগ ভুগোল ; ১৮৬৪-ত ওলোৱা বাৰ্ডৰ যেমে ইংবাজী-অসমীয়া শব্দকোষ, ১৮৭৭ ত বি, এলৰ কটুব্য ইংবাজী-অসমীয়া খণ্ডবাক্য গুলায়। বিলিয়ম বাৰ্ড নিষে কথি আৰু বাইবেলৰ সঙ্গীত-অছুবাদক ; গৰ্ণি হিঙ্গ ভাষাৰ পঞ্জিত, আৰু ভালেখিনি পৰিশ্ৰামৰ ফলন্তপে ১৮৯৯ ত তেঙ্গৰ অন্ড চেষ্টায়েণ্টৰ অসমীয়া ভাঙনি গুলায় ; এই মিস্ত্ৰেই ১৮৫৯ ত হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ উলিয়াৱ। ইয়াৰ বাহিবেও ১৮৯৪ ত ব্ৰিজনৰ অসমৰ বিৱৰণ, ১৮৯৪ ত লঙ্ঘনৰ এলেন কল্পনীৱে উলিওৱা নিকলৰ

অসমীয়াৰ সৈতে বঙলা ব্যাকৰণ, আৰু ১৮৯৬ ত কলিকতাব পৰা এওৰহনে উলিওৱা ‘অসমীয়া আৰু বঙলা’ আদি বিষয়ৰ ইংৰাজী পুথি উল্লেখযোগ্য।

‘খৃষ্টীয় অসমীয়া সাহিত্য’ কথাটো স্বকপতে তেনে নিদানচকতাৰে ধৰিব নালাগে। হেমচন্দ্ৰ গোস্বামীয়ে কৰ্ব দৰে সাত-শাশ্বত তেব-নদী পাৰ হৈ অহা এই পান্ত্ৰিসকলে দহ-বাৰ বছৰ ভিতৰত তত্ত্বাত্মকাকে অসমীয়া ভাষা আয়ত্ত কৰি লিখিব লগ। হোৱাত তাত এটা আচহৰা স্বতাৰ থাকিবই; আৰু তাত যিমান ঝটিলৈ থাওক, তাত দোষতকৈ শুণৰ ভাগ নিচৰ অত্যন্তকপে অধিক হব। ঘাইকে তেওঁলোকে অসমীয়া অন-গণৰ মাত-কথা অমুকবণ কৰি লিখাব বাবে তেওঁলোকৰ ভাষা কেচুৰাৰ খুশুক-থানাক যাত্ব দৰে মিঠা আৰু স্বাভাৱিক; কিন্তু ইংৰাজী ভাৰ-ভাৰা যেতিলাই কোনোজনে গোটে-গাত্ত অসমীয়াত ভৰাৰলৈ গৈছে, তেতিলাই সেই সাহিত্যৰ পৰা এটা আঁহীয়া গোকু ওলাইছে। উদাহৰণ কপে, ১৮৫৭ ব'জ্ঞাব ১২শ বছৰ ষষ্ঠ সংখ্যা “অকনোদই”ত ওলোৱা “ম, ব, ব'ব” “সক চিয়ুএল” পঞ্চট—

সক চিয়ুএল যি সমই  
আনন্দ জমিল তাৰ যিদই  
কেনে স্মৰণ ভাগি সি,  
যদি দারাল প্ৰভু জন  
গুচাই পাপ পৰাক্রম  
তেওঁলৈ প্ৰেম পাপলৈ ভষ,

নিসাত সুনি প্ৰসুৰ মাত,  
আনি ইস্বৰ আচিল তাত।  
অসুৰ প্ৰিয় সন্তানটি,  
মোত সুনাৰ স্মৰণ বানি।  
দিব তাৰ পৰা মুক্তি;  
মোৰ মন জুৰিচে নিচই।”

ই স্বাভাৱিক অসমীয়া পঞ্চ নিচৰ নহয়; সেইদৰে “জাত্ৰিকৰ জাতা”ৰ গন্তঃ “এনে অৱস্থা হলত সেই মাঝুহ ঘৰ্যলৈ গৈ আপোনাৰ পেতত দুখ দৰ্মনকৈ বাধি ধৈছিল। কিন্তু অসমোৰ বাহি গলত মৰহ কাল বাধিৰ নোৱাবিলৈ, এই হেতুকে ক্ৰমে তিবোতা আৰু লথাৰ আগত পেত ভাঙি এইকপে কনলৈ ধৰিলৈ বোলে ‘অ মোৰ প্ৰিয়া আৰু মোৰ পেতৰ সংঘাটিহত তোমালোকৰ অতি বেথাৰ যিতিৰ জি মই, মই সৰ্বনাম হৈঠোঁ, কিঅনো গোৰ ওপৰত এটা বোজাই হেচি ধৰিচে আৰু মই বৰ তান পাই স্বকপকৈ আনিচো আহাৰ এই নগৰ চৰগৰ জুইবে পুৰি জ্বাৰ। এই কথা! সুনি তাৰ পৰিআনৰ বৰ ডেক্ষণি: লাগিল। তাৰ কথা স্বকপ বুলি পতিআলে এনে নহই, তাৰ মূৰত পগলা বায়ু সোগাই বলিআ কৰা জালিলে।” (অকনোদই)। ইয়াত নহত

স্বৰূপা বকৱা অসমীয়া শব্দ লগোৱা সত্ত্বেও ই নিষ্ঠৱ জতুৱা ঠাচত ছাটিল। কিন্তু আন ঠাইত এই বিদেশী লেখকৰ ভাষা সহজ সৰল আৰু ঠন-ধৰা হৈছে; ১৮৪৭ ব' মাৰ্চৰ “অকনোদহ”ৰ এজন অজ্ঞাত আমেৰিকাৰ লেখকৰ লিখাত :—

“দেসৰ জি চলিত ভাসা তাক সেই দেসৰ লোকসকলৰ মাত্ৰি ভাসা বোলে, এই মাত্ৰভাসাৰ সক্ষি বথ আচৰিত, কিয়নো ইয়াক আযি কেতিয়াও নেপাহৰো ! কিন্তু কি সোকৰ কথা, এই দেসৰ লোকসকলে ইয়াকে জানিও অনেকে মাত্ৰি ভাসাক অন্ধা কৰি বঙালি ভাসাকহে মান ভাগ দিয়ে। সমনিয়া মাছুহৰ সাবিত সক তল মাছুহ এটাক মান ভাগ দিলে নোপোআবিলাকে জেনেকৈ দিউতা গৰাকৰিৰ প্ৰতি মনত বেজাৰ কৰে, সেইদৰে অচমিয়া সকলে বঙালিক মান ভাগ দিয়াত ধাকি আমাৰ অচমিয়া ভাষাই বেজাৰ পাইচে। অচমিয়া ভাসা আমাৰ মাত্ৰি ভাসা আৰু মাত্ৰিব নিচিনা। সেইদেখি মাত্ৰএ বেজাৰ পোৱা কাম সন্তানসকলৰ পক্ষে অতি অজুণ্ড, ই সান্ধৰ কথা। ইয়াকে জানি অচমিয়া সকলে মাত্ৰি-ভাসাৰ প্ৰতি অধা আৰু ভক্তি প্ৰকাশ কৰা উচিত। আমাৰ দেসৰ বৰসকলেই পত্ৰ লিখাত অনেক শ্ৰমেৰে অঙ্গিকাৰ কৰিও বঙালি লিখে আৰু ব্যাহার কৰে। সেই দেখি আমাৰ ইতিৰ আৰু ডেকা-ডুয়া সকলেও লৰ, তাত কি সংস্কৰ আচে। এতেকে আয়াৰ দেসৰ বথবিলাকক বঙালি ভাসাক অচমিয়াতকৈ মাঝ কৰা ৰোগৰ পৰা মুক্ত কৰিব পাৰিলৈ সাধাৰণ লোকসকলক পৰা জ্বাই। কিন্তু ই ৰোগৰ উমখ একো নাই, সকলোঁ আপোন মৰ্জনা চালেই কাজ আছে। আপোনাৰ ৰোগ আগুনি ঘুচাৰ লাগে। মুখৰ অংশি মুখে ছুছমালে কোনে শুমাৰ ? এই নিমিত্তে অচমিয়া সকলে একমত হৈ ধাকিলেই হই। অধিক কি লিখিম।”

উৰ্বেশ শান্তিকাৰ সাহিত্যৰ বাট-দেখা ভুঁতাসকল। “অকনোদহ”ৰ মেৰৰ ভিতৰ বা বাহিৰৰ পৰা যিসকল অসমীয়াই বৰ্তমান সাহিত্যৰ বাবে আবিয়া দাঙি ধৰিছিল, সেই সকল জাতিৰ চিৰ নমন্ত। সেইসকলৰ কেজনমানৰ চিনাকি।—

যান্ত্ৰিক বকৱা ( ১৮০১-৬৯ ) ১৭২৩ শকৰ ৩৮ চ'তত যোৰহাটত ওপঞ্জে। এঙ্গৰ পিতাক কৃষ্ণদাস উঁঘালী বকৱা চন্দ্ৰকান্ত সিংহৰ সম-সাময়িক আছিল। চাবি ককাই-ভাইৰ ভিতৰত এঙ্গ বথ-মাজু ; সকতে তেনেই লাহি আছিল শুণে এঙ্গক আটায়ে লেখেলী ডেকা বকৱা বুলিছিল। এঙ্গৰ তুজন পুত্ৰকৰ দৰজন কৃষ্ণবাম, যোৰহাটৰ এজন ধ্যাতনামা জ্যোতিষী পণ্ডিত আৰু বৈষ্ণ

ଆକୁ ସକଳନ ଛର୍ଗାପ୍ରସାଦ, ଶିରସାଗର ସଦର ତହଚିଲଦାୟ ଆଛିଲ; ବ୍ରୋଡ଼ି ଛାହାବ ଶିରସାଗର ଜିଲ୍ଲାବ ଅଧିପତି ଆକୁ ଇନ୍ଦ୍ରନାୟାରଙ୍ଗ ସକମେଲୀୟା ବଜାଁ ଯୋବହାଟ ମହକୁମାର ସଦବାମିନ୍ ହୈ ଥକା କାଳତ ଯାହୁବାବ ଯୋବହାଟିଟ - ମୁକ୍ତିକ ଆଛିଲ। ୧୮୫୭ର ଛିପାଇଁ ବିଜ୍ଞୋହତ ଦେଶ ତଳ-ଓପର ଥକା ଅରହାତୋ ଏଣୁ ଉତ୍ତବ ଲଥୀମପୁର ମହକୁମାର ଗବାକିବ ବାବ ଭାଲୁକେ ପାଲିଛିଲ। ୧୮୬୦ର ୧୫ ଜୁନତ ଏଣୁ ଶୁରାହାଟିର ପବା ବସପେଟୋଟିଲେ ଗୈ ତାତ ଗର୍ବବାବ ବକରାବ ପବା ସଦବାମିନବ କାର୍ଯ୍ୟଭାବ ଲବ୍ର। ଆକୋ ଲେଫଟେଲେଣ୍ଟ ଗର୍ବବ ଆଦେଶ ଘରେ ଏହି ବଚ୍ଚବନେ ୩ ନରେସ୍ବରତ ଆକୋ ଏଣୁ ଡିକ୍ରିଗଡ଼ବ ସଦବାମିନ ହୈ ଯାଏ। ୧୭୯୧ ଶକବ ୨୩ ଆହିନ ଶୁରୁବବାବେ ଶିରସାଗରତ ଏଣୁ ଚୁକାଇ। ୧୮୩୫ ତ ଏଣୁ ଲିଖା ବଞ୍ଚା-ଅସମୀୟା ଅଭିଧାନ ଏଥନ କରେଲ ଜେନକିଲ୍ପକ ଉପହାବ ଦିମେ, ଆକୁ ଇଞ୍ଜନେ ଘୂର୍ବି ସେଇଥିନ ଶିରସାଗରତ ଥକା ବେପାଟିଟି ଯିଶ୍ଵନ୍ ମୟାଜକ ଦାନ କରେ। ସେଇ କାଳବ ଅସମୀୟା ଭାଷାବ ଏଣୁ ଏହନ ଅଧିକାରୀ ପଣ୍ଡିତ ଆଛିଲ ବୁଲି ବ୍ରାହ୍ମନେ ତେଣୁବ ଅଭିଧାନବ ପାତନିତ ଲିଖା କଥାର ପଦାଇ ଧରିବ ପାରି ।

ହଲିବାବ ଟେକିଯାଲ ଫୁକଳ (୧୮୦୨-୭୦ ?) ୧୭୨୪ ଶକତ ପବଞ୍ଚବାବ ବକରାବ ବବଜନା ପଞ୍ଜୀବ ଗର୍ଭତ ଅମ୍ବେ । ବଦନ ବବଫୁକଳ ଶୁରାହାଟିବ ପବା ପଙ୍ଗାଇ ଯାଏତେ ତେଣୁକ ଧବିବଲୈ ବୁଲି ଏହଜନ ପବଞ୍ଚବାମେହ ବାନ୍ଦାଆଜାବେ ଯାହୁହ ପାଠେ । ସେଇ ଘଟନାବ କିଛୁଦିନବ ପାଛତେ ୧୭୩୮ ଶକବ ବହାଗବ ଶଙ୍କା ଚତୁର୍ଦୀତ ଏଣୁ ପବଲୋକଲୈ ଯାଏ ଆକୁ ହଲିବାବେ ହୁର୍ବୀଯା ପଦ ପାଇଁ । ତାବ ପାହତ ଚତ୍ରକାନ୍ତ ସିଂହ ଶୁରାହାଟିଲେ ଯାଏତେ ଟେକିଯାଲ ଫୁକଳ ବାବ ଲାଭେ ଆକୁ କମ୍ପେନୀବ ଆମୋଲତ ମେଘବ ପୁଟେ ହଲିବାବମକ ସେଇ ପଦତ ସ୍ବିକାର କରେ । ନଗୀଓ ଆକୁ ଦରଙ୍ଗବ ପ୍ରଥମ ବନ୍ଦବନ୍ତ ଏଣୁ କରେ ; ଆକୁ ଅସମବ ନାମନି ଆକୁ ଉଦ୍ଧନି ହୋଇବ କ୍ରମେ ଛିନିମବ ଆକୁ ଜୁନିମବ ଥାଏତ ବିଭକ୍ତ 'ହୋଇାତ, ଏଣୁ ଛିନିମବ ଥାଏତ କଲେଟ୍ରିବୀ ଛିବାନ୍ତାଦାବ ହୈ ଥାକି କାମକପବ ବନ୍ଦରସ୍ତବ କାମ କରେ । ଚେଦାପୁଣ୍ଣିତ ପୁଟେ ଯୁଦ୍ଧ ହୋଇାତ କ୍ରେକ୍ଷଟ-ଅସମବ କମି-ଶନାବ ହୟ, ଆକୁ ସେଇ ସମ୍ପର୍କତ ଗର୍ବମେଟେ ଶୁରାହାଟିତ ସହକାରୀ ମେଡିଷ୍ଟ୍ରେଟ୍ରେ ଏଟି ପଦ ପ୍ରାହ କରାତ ୨୩୩ ମାହିଲି ଟକା ବେତନତ ଏଣୁ ସେଇ ପଦତ ନିଯୁକ୍ତ ହୈଛିଲ । ଏଣୁ ସ୍ଵାଧୀନଚେତା ଲୋକ ଆଛିଲ ; କାହାବୀଲୈ ଯାଏତେ ଏଣୁ ସଦାମ ପର୍ହି ଦୋଲାତ ଗୈଛିଲ । ସଂକ୍ରତ ଭାବୀ ଆକୁ ତ୍ୱର ଶାନ୍ତିତ ଏଣୁ ବିଶେଷ ବୃଦ୍ଧପଣ୍ଡି ଲାଭିଛିଲ, ଆକୁ ୧୭୫୩ ଶକତ 'କାମାଥ୍ୟ ଯାତ୍ରା ପଣ୍ଡିତ' ନାମେ ଏଥନ ସଂକ୍ରତ ପୁଣି ଲିଖି କମିକତାବ ସମାଚାବ ଚନ୍ଦ୍ରକା ଯତ୍ନବ ପବା ଛପାଇ ଡ୍ରିଙ୍ଗାଇଛିଲ । ଏଣୁ ନିଜେ ଭାବତର ଅନେକ

তীর্থস্থান অথি বহুত পশ্চিম সমাজত খ্যাতি লাভ কৰিছিল। ১৮২৯ত এওঁ  
সেই যন্ত্ৰে পৰা বঙ্গলা ভাষাত এখন অসম বুদ্ধি ছপাই উলিমায় ; অভি-  
ক্ৰিয়াশীল হণ্ডেও এয়ে শুণাভিবাসৰ অসম বুদ্ধীবো বাটদেখাউতা।

মণিবাম দেৱাল বৰতণাৰ বকলা ( ১৮০৬-৫৩ ) ১৭২৮ শকত  
শিৰসাগৰ মহকুমাৰ চাৰিঙ্গত জন্মে ; এওঁৰ পিতাক দামদস্ত দোলাকাৰীয়া  
বকলা। ১৭৩৬-৩৮ শকত মানে দেশ উপাস্ত কৰোতে পথিকুলে সৈতে দামদস্ত  
চিলমাৰ্বিল পলাই যায়, আৰু পছত পুৰুষৰ সিংহব লগত মোৰহাটলৈ  
ওলাট। এনে ছৰ্ণেগৰ কালতো মণিবামে কাৰ্ছি আৰু বঙ্গলা ভাষাত বখেট  
জ্ঞান আৰ্জে। ১৮৪৬ শকত ডেভিড ছনে যান ধৈৰি উজনিলৈ আহোতে  
কেপ্টন হৰ্বৰ্বাৰ তলত অহা পল্টনক মণিবামেই শুৰাহাটীৰ পৰা কলীয়াবৰলৈ  
বাট দেখুৱাই আনে। বংপুৰ কোঠ অধিকাৰ কৰা হ'লত লেফটেনেন্টে বেডিংছ-  
ফিল্ড মণিবামক লৈ উজনিৰ বহুত পৰ্বতীয়া জাতিক বৰায়লৈ। বেডিংছ-  
ফিল্ডক উপহাৰ দিবলৈ চিংফৌ গামে ফিলাপ বুলি গচ্ছ পাত এৰিখ আনে ;  
এয়ে অসমীয়া চাহপাত। চিংফৌ খাছিয়া আদি আতিক বৰাই আহি ইংৰাজ  
বিবৰাবিলাকৰ চকুত লগা মণিবাম ক্রমে কলেষ্টোৰী যিবনুঝি আৰু পেছকাৰ  
হয়। তেতিয়া শিৱসাগৰৰ কছাৰী অঞ্চলাগৰ পুখুৰীপাবত বহিছিল ; বৰ-  
পঞ্চায়ত নামে বজাদিনীয়া বিচাৰ নিচিমা ছুখল যেলৈ তেতিয়াৰ বংপুৰ জিলাখ  
গবাকি নিউজিলক গোচৰ সোধাত সহায় কৰিছিল। নিউজিলখ প্ৰিয়পাত্ৰ কপে  
প্ৰিচক্ষণ বুদ্ধিৰ মণিবামে যি ক্ষয়তা চলাইছিল তাৰ বাবেই তেওঁক কলিতা  
বজা বোলে হৰলা। ১৮৩২ ত অসমৰ আৰ্থিক সম্পদৰ অসুসক্ষমত এজন  
মণিপূৰ্বীয়া বজাই গৈতে জেন্কিন্স মোৰহাটলৈ আহোতে মণিবামে তেওঁক যি  
অতিবেদন দিছিল আৰু, ১৭৭৫ শকত ২৩ বহাগত নিজৰ আৰু ঘনকাস্ত সিংহ মূৰ-  
বাজৰ বৰীয়াকৈ মোকাট যিলহক যি এতজাৰ আঁচনি দিছিল, তাত মণিবামৰ ওখ  
ধৰণৰ বাজনৈতিক মূল্যবৰ্কৈ প্ৰকাশ পাইছিল। ১৭৭৫ শকৰ বহাগত  
উজনি খণ্ড পুৰুষৰ সিংহক লালবন্দীকৈ দিয়াত মণিবাম পুৰুষৰ প্ৰধান যজী  
হৈ দৰ-তাৰাব বাব পালে ; আৰু তেওঁ হই-ইভিয়া কল্পনীৰ চিবতাদাৰ আৰু  
অসম কল্পনীৰ দেৱান হল। ১৭৭৯ শকৰ ১৬ কাষণত ( ২৬ ফেব্ৰুৱাৰী,  
১৮৫৮ ) বাজেৰোহত অভিযুক্ত বুলি মোৰহাটত এওঁৰ ফাটি হয়।

“বুদ্ধি-বিবেক বস্তু” বুলি মণিবাম দেৱানৰ এখন হাতে-লিখা বুদ্ধী অসমৰ

বুদ্ধী-পুরাতত্ত্ব বিভাগত সংক্ষিপ্ত হৈছে। ১৮৩৮ ত ই শঙ্খলিপি হৈছিল ; তাষা বঙ্গলা-তে জুনা হলেও সমসাময়িক ঘটনাবোৰ জীৱন্তভাৱে বর্ণোৱা আছে :— “কুম্পানিব যোবহাট কৌজৰ জোবহাট দখল। তত পৰ মাঘ মাসে আসিলো কুম্পানিব কৌজৰ যোবহাট দখল কৰে। চাম জুকনেৰা কুম্পানিব কৌজৰ পচাতে হটিলো জাইতে লাগিল। পৰে সবকাৰে কৌজ গিৱা গৌবাগব পচাতে তাহাত মানেৰা নামডাঙ্গৰ সিলসাকোৰ আলীঁএ পথাবে জুবি এক জুক কেই। তাহাতে কুম্পানি বাইছুবেৰ কৌজ কএক কুম্পানি জুক দেউতে পৰম্পৰা অতিথিৰ বল-বীৰ্য ফন্দি-ফিকিৰ জ্ঞাত হউতে বিশেষ কৰেক যান মৰ! পৰা দেখি জুক তঙ্গ হৈয়া কিবিলো গেল। সবকাৰি কৌজো ধাৰি কৰি বনগুৰে জাই তাহাতে উৰুৰি চকিতে পুনৰ জুক দেই। আলিব দুই কালেৰ পৰা অংশল হৈতে গুৰী চালাইতে লাগিল।”

কাশীনাথ তামুলী ঝুকল (১৮১০ ?—৭০ ?) শিরসাগবৰ কাকতীয়াবৰ স্বৰূপ শিরনাথৰ নাতিশ্ৰেক আৰু ত্ৰীনাথৰ চাৰি পুত্ৰকৰ বৰষটি। কাশীনাথ পুনৰ্বৰ সিংহৰ দিনত তামুলী ঝুকল আৰু ইংৰাজ আয়োজিত শিরসাগব আৰু মূল-হাটীত মুসিক আঢ়িল বুলি বৃজিৰ পাবি। কাশী, বঙ্গলা আৰু আহোম ভাষাতো এণ্ডু বিশেষ বুৎপত্তি আছিল, আৰু পুনৰ্বৰ আজ্ঞা অমুহাম্বী আহোম ভাষাবিল বাধানাথ বৰকতকাৰ্য সহায়ত আহোম ভাষাৰ পৰা ভাষি বিখন অসম বুদ্ধী লিখে ভাকে শিরসাগবত ধকা বেগটিষ্ঠ মিশ্বন সমাজে ১৮৪৪ত নিজ প্ৰেছত ছপাই উলিয়াৱ। ইয়াৰ ঘচনা-বীতি আগথ বুদ্ধীৰ সমত সেও খোৱা : “ইন্দ্ৰবৎসি আসাম মহাবজ্ঞা সকলৰ বিৱৰণ। শ্ৰীবাধানাথ বৰকতকাৰ্য দ্বাৰা সংসোধিত মতে কাশীনাথ তামুলী ঝুকল কাৰ্ত্তিক গ্ৰহ। আসাম বৃন্দজি। থন্দুন্দু থন্দুন্দু। পূৰ্বে কেনো এক সময়ত সবগদেও অৰ্দ্ধাং ইন্দ্ৰে আচিঙ্কা অৰ্দ্ধাং সৰুৰতিক আপ্রাই কৰি এইদুপ বুধি ছিল কৰিলৈ, কে প্ৰিধিবিত চন্দ্ৰবৎসি অনেকটি বজা হৈ গৈচে; আধি সকলো দেৱতাৰ মধো বজা, তথাপি আমাৰ সন্তানৰ প্ৰিধিবিত বাজুৰ নাই, অতএব যোৰ সন্তানকো প্ৰিধিবিত বজা হৰণে পঠাও। এই বুলি বাজপূজায় অন্ত কৰিবলৈ লাউথে অৰ্হাত ধিকৰ্ম্মাক আজা দিলৈ। পাঠে বিধকৰ্ম্মাই চোমদেও নাযে ইন্দ্ৰৰ মনোগতকপে অন্ত তৈৱাৰ কৰি দিলৈ। পৰে ইন্দ্ৰ লুংচাইনেত অৰ্হাত বায়ুক পঠাই ইন্দ্ৰৰ পুত্ৰ ধেনথৰামক মতাই আৰি প্ৰিধিবিত বজা; হৰণ নিয়মিত জনাবলৈ বোসাত নিজে ধাৰলৈ কৰুণ নকৰি ধেনথৰাম পুত্ৰ থন্দুন্দু থন্দুন্দু হুইকে পঠাবলৈ অনাসুত ইন্দ্ৰে প্ৰিধিকাৰ কৰি এই

আজ্ঞা কৰিলে বোলে খুনলুঙ্গ, তই বৰ, তমে বজা হবি। খুনলাই সক, তোক  
লগত জুৱাৰ কপে ধাকিব।”

হৰকান্ত শৰ্মা বকৰা ( ১৮১৩—১৯০০ ) সদৰামিনৰ ঘৰ উত্তৰ গুৱা-  
হাটীত ; বুঝী পুৰাতন বিভাগে উলিওৱা এণ্ডৰ অসমৰ বুঝীৰ বচনা কাল  
১৮৭০—৮০ খুঁ। পাতনিত এণ্ড লিখিছে : “শ্ৰীগ্ৰীগুৰুৰ সিংহ মহাৰাজ  
কোম্পানী বাহাদুৰ আমোলত ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণে ধনশিৰি নদীৰ উত্তৰে বিশ্বনাথ  
দেৱালৰ উজ্জান কচু-জ্ঞানকে সীমা কৰি উঠনি খণ্ড সদিবা পৰ্যন্ত ৫০,০০০ পঞ্চাশ  
হাজাৰ টকাত লালবস্তী কৰি ১৭৫৫ শকত প্ৰাপ্ত হোৱাত সেই বাজতি কৰা  
সময়ত বাজাদেৱৰ আজ্ঞাবে বাধানাথ বৰবকৰা আৰু কশীনাথ শৰ্মা তামুলী  
ফুকনে নালা স্থানৰ পৰা বুঝীসকল একত্ৰপূৰ্বক সাৰ সংগ্ৰহ কৰি একখানি গ্ৰন্থ  
চুম্বকমতে কৰিলে। কিন্তু সেই গ্ৰন্থনিত অনেক আঁশুকীয় কথা লিখিবৰ  
নিতান্ত আঁশুক আছিল। বোধ কৰো বাহল্য হব সেই নিমিত্তে লিখা নহল।  
এজন্য আমি সেই গ্ৰন্থানিকে আদৰ্শ কৰি আবো অন্য বুঝীত ষি পোৱা  
হৈছিল, আকো সত্যবাদী আহোম ফুকন বকৰাদিব মুখে কি কি শ্ৰৱণ হৈছিল,  
সেই সকল সঙ্কলন কৰি অনেক বিবেচনা ও পৰিশ্ৰমপূৰ্বক এইখানি গ্ৰন্থ লিখিবৰ  
আবশ্য কৰিলোঁ। শ্ৰীহৰকান্ত শৰ্মা বকৰা।”

আনন্দবাম টেকিয়াল ফুকন ( ১৮২৯—৫৯ ) ১৭৫১ শকৰ ৭ আহিন  
মঙ্গলবাবে ওপঞ্জে ; মাক প্ৰহৃতী আৰু পিতাক হলিবাম। কুমুলীয়া বয়সতে  
এণ্ড মুহূৰোধ বজ্রমালা আদি সংস্কৃত ব্যাকবণ পঢ়ে। আৰু তাৰ লগে লগে  
বঙ্গো ভাষাও শিকে। ১৮৩৫ ত গুৱাহাটিত প্ৰথম ইংৰাজী পাটাশালি পতাত  
১৭৫৯ শকত এণ্ড তাত ভৰ্তি হয়। যেথী আৰু জেনকিঙ্গ ছাহাৰৰ উকানি আৰু  
আশাশুধীয়া যন্ত্ৰ ফলত তেওঁ ইংৰাজী শিক্ষাত বিশেষ উন্নতি দেখুৱাব ; আৰু  
১৮৪১ ৰ বাৰিয়া কলিকতাত পঢ়িবলৈ বুলি নাবেৰে যাত্রা কৰে। ছিৰাঞ্জগন্ধু,  
চাকু আৰু সুন্দৰবনেদি ২৫ দিনত এণ্ড এজন লগবীৰ সৈতে কলিকতা  
পায়ঁগৈ আৰু তাৰ ছিন্দু কলেজৰ জুনিয়ৰ বিভাগৰ তৃতীয় শ্ৰেণীত নাম লগায়ঁগৈ।  
১৮৪২ ত এণ্ডৰ লগবীয়াজন জৰুত ভুগি মৃত্যুৰ গৰাহন পৰে ; আৰু ১৮৪৪-  
ৰ আগভাগত ফুকনে ছিন্নয়ৰ বিভাগৰ তৃতীয় শ্ৰেণীলৈ উত্তীৰ্ণ হৈ এই বছৰে  
নৱেৰস্বৰ শেষত আকো সুন্দৰবনেদি অসমৰলৈ শোটে। ১৭৬৭ শকৰ বহাগত  
মাহিঙ্গী দেৱীৰ লগত এণ্ডৰ দিয়া হয়। পৈতৃক সম্পত্তি ক্ৰমে হ্রাস পাই অহঃ

বাবে কামকপ জিলাৰ কলেজৰ এগিটুৰ আদেশমতে ১৮৪৭ ব ২৯ এপ্ৰিলত এওঁ খাতা পৰগণাৰ জিঞ্চাদাৰ নিযুক্ত হয়। এই বছৰে ১৬ নৱেম্বৰ মেধীৰ আদেশ মতে মাহিলি ২৫০ টকা বেতনত ফুকনে বিজনী বজাৰ দেৱানৰ পদ গ্ৰহণ কৰে। ১৮৫২ ত এওঁ কলিকতালৈ গৈ গুণাভিবায় বকৰাৰ নামত কলিকতা নিউ প্ৰেছ নাম দি এখন ছপাশাল কিনে। পিছে এই বছৰে ২৭ অক্টোবৰত জেনকিসৰ অমুগ্রহত তেওঁ বৰপেটোৰ এছিষ্টেট কমিস্নাব পদ পায়, আৰু বিজনীৰ সকলো লেঠা এৰি দি এই পদত তেওঁ ভৰ্তি হয়। ১৮৫৯ ব ১৬ জুনত (আৰাঢ়, ১৮৭১ শক) ২৯ বছৰ ৯ মাহ ২৯ দিন বৰদ হউতে ফুকনৰ মৃত্যু হয়।

সংস্কৃত আৰু বঙালাৰ বাহিবেও ফুকনে ফাৰ্জি ভাষা শিকি সেই ভাষাক পুঁথি গুলিঙ্গান বোৱেন্ডান পৰ্যন্ত পচিছিল, আৰু পন্দেনামাৰ পঞ্চবোৰ এওঁৰ সম্পূৰ্ণ কষ্টস্থ আছিল। এওঁ বহুত যন্ত্ৰে ১৮৪৯ ত ‘অসমীয়া লৰাৰ মিত্ৰ’ পুঁথিয়ালা লিখি নিজে প্ৰকাশ কৰিছিল; কিন্তু অকাল-মৃত্যুৰ বাবে এই পুঁথিয়ালা সম্পূৰ্ণ কৈ ওলাৰ্বলৈ নাপালে। “অকনোদৰ্হ সমাদ পত্ৰ, দুতিৰ চোআ, ১৮৪৭” চতুৰ্থ সংখ্যাত “শ্ৰীজুত বাবু আনন্দিবায় ফুকন কঠিক “ইংলণ্ডৰ বিৱৰণ” প্ৰৱন্ধ দেখিয়ে জানিব পাৰো ওঠৰ বছৰ বৱস্ব পৰা ফুকনে সাহিত্যিক জীৱনৰ উঘেদাবি কৰিছিল। ১৮৫৬ ত পোনতে মোফাট মিলছ আহোতে তেওঁ অসমৰ বিভিন্ন অভাৱ-অভিযোগ আৰু বাহুকৈ অসমীয়া ভাষাক নিজ দেশৰ সিংহাসনচূড়াত কৰাৰ বিকল্পে যিটি বহুমূলীয়া প্ৰতিবেদন দিয়ে, প্ৰতিবেদনমূলক পৰিশিষ্ট সি.বিধেষকলাপে থান পাইছে। ১৮৫৫ত শিৱসাগৰ বেপটিষ্ট মিশন প্ৰেছ পৰা ‘এঞ্জন দেশী সেখকে লিখা অসমীয়া ভাষা সম্পর্কে কেইটামান কথা’ বুলি যিথনি বহুমূলীয়া ইংবাজী এছ ওলাম তাত ফুকনৰ পাণ্ডিত্য আৰু দেশ-প্ৰেম স্মৰণকলে প্ৰকাশ পাইছে; আৰু তাত স্বতন্ত্ৰ ভাষা কৈপে অসমীয়াৰ দাবী কি কি প্ৰমাণৰ ওপৰত ঠিৰ হব পাৰে সিও ভালকৈ ফুটি ওলাইছে। ১৮৫৬ ব ভিতৰতে ফুকনে বৰ্তমান আৰ্ব-জ্ঞানিক বীতিৰে ইংৰাজী-অসমীয়া আৰু আৰু অসমীয়া-ইংৰাজী দুখন অভিধান লিখে; কিন্তু তেওঁৰ অকাল মৃত্যুৰ বাবে সিও পোহৰব মূখ দেখিবলৈ নাপালে। এই সম্পর্কে “অকনোদৰ্হ”ৰ সম্পাদকে দিখিছিল, “শ্ৰীজুত অনলবায় চেকিয়াল ফুকনে ইংৰাজী-অচমিয়া আৰু অচমিয়া-ইংৰাজী এইকলে দুই গুণ অভিধাৰ

লিখিছে। তাৰ আৰ্হি লোকবিলাকক দেখাৰৰ কাৰণে এই অকনোদৰ্হিব মাজত হুই এক পিঠি চাপিবলৈ আমালৈ লিখিচে। এই অভিধানৰ আখৰ জোটনি আয়তকৈ কিছু বেলেগ হৈচে হই।” ১৮৫৮ ত যহাৰমী ভিট্টৰিয়া ভাৰতবৰ্ষৰ তথা অসমৰ শাসন ইষ্ট, ইণ্ডিয়া কম্পেনীৰ পৰা নিজ হাতলৈ লোৱা যি ঘোষণা-পত্ৰ দেই বছৰ ১৯ নৱেষ্বৰত পাঠ কৰা হয়, ফুকনে তাৰ অসমীয়া ভাষানি কৰিছিল।

অসমীয়া সাহিত্যত ফুকনৰ আসন বঙ্গ-সাহিত্যত বাঞ্ছা বায়মোহনৰ আসন-খনিব দৰে বাদ-বিসংবাদৰ অতীত। “কিন্তু বঙ্গ আৰু অসমৰ সেই কালৰ অৱস্থাৰ হীন-ডেচ্চিলৈ চাই বায়মোহন বায়ৱতকৈও আনন্দবাম ফুকনক অসাধাৰণ পুৰুষ বুলিব লাগে” এই কথা অকণো অতিৰঞ্জিত নহয়। আনন্দবাম অকল বৰ্তমান অসমীয়া গন্ধৰ প্ৰথম প্ৰৱৰ্তকেই নহয়, বৰ্তমান অসমীয়া ভাষাৰ আদি অৱস্থাৰ অনেক অপায়-অয়ন্তৰ বিৰুদ্ধে বৃজা প্ৰথম আগবঢ়ুৱা তেওঁ, অসমীয়া সাহিত্যৰ আৰু জাতিৰ নতুন আদৰ্শ দাঙি ধৰোৱা তেওঁ। ফুকনৰ লেখক সাহিত্যিক অৱদান কি বুলি দ্বিলৈ অৱশ্যে আহকালত পৰিব লগা হয়; কিৱনো তাৰ উত্তৰত আমি তেওঁৰ পচাশলীয়া পাঠ্য ‘অসমীয়া লৰাৰ মিত্ৰ’ আৰু ইংৰাজীত লিখা পাণ্ডিতাপূৰ্ণ অসমীয়া ভাষা সম্পর্কীয় টোকা পৃথিবৈলৈকো আঙুলিয়াৰ গোৱাবৈ। কিন্তু খণ্ডীয় অসমীয়া সাহিত্যৰ বাহিৰ মেৰত যিসকল থলুৱা অসমীয়া লেখকৰ প্ৰতিভা চিচৰতি হৈ আছিল, শক্তিশৰ্দু লেখকৰকপে ফুকনে নিজ ব্যক্তিশৰ্দু প্ৰতাৱেৰে সেই সমূহ শক্তি একত্ৰিত কৰি প্ৰকৃততে অসমীয়া সাহিত্যৰ বৰ্তমান মুগৰ স্থৰ্পাত কৰে; মুগৰ অধিনায়ককৰকপে তেওঁৰ এৱেই যথেষ্ট অৱদান। ওঠৰ বছৰীয়া ফুকনে যেতিয়া ‘অকনোদৰ্হ’ থ “ইংলণ্ডৰ বিৱৰণ”ত লিখে—“হে ক্ৰিপামহী জগদিস্বৰ; এই অসম দেশৰ লোকসকলক স্বদেশি সভ্য গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰবস্থা জানিবলৈ সিবিলাকৰ গিয়ান দিয়া, আৰু তোমাৰ বিচিত্ৰ সভিষ্ঠে সিবিলাকৰ সভ্য কৰা, আৰু তোমাৰ জানিবৰ আৰু আগ্যা পালিব শ্ৰোগ্য কৰ্ব। জি সময়ত অসম হাৰি ষুচি ফুলবাৰি হৰ, গাঁৱে গাঁৱে হেৱাৰে হেৱাৰে পৰ্হাসালি, গিয়ানৰ সভা, চিকিৎসালাই, ছুখিৱা-দৰিদ্ৰ পৰিত্বানৰ আলয় হৰ, আৰু জিকালত লোকসকলে পৰম্পৰা হিংসা নকৰি আটাইয়ে আটাইক ভাত্ৰিবত চেনেছ কৰিব, কেৱে দুটকা কানিব সলনি মিছা সাধি নিদিব, লাখ টকাকো কাতি কৰি থৰ, কোটি টকা ভেটি

পাইও কাৰো অগ্রায় নকবিৰ, বেঢ়া কানি আৰু সুৰা এই কথা দেসত  
লোকে ভু নোপোআ হৰ, সেই সময়, হে পৰম পিতা অগদিস্বৰ, সিৱ্বে  
ৰচ্চোআ।”

বিষয়-বস্তু অসপ সুকীয়া হলেও, ইয়াৰ লগত এওঁৰ সমসাময়িক হৰকান্ত  
বকৰাৰ ( ১৮১৩ ?—১৯০০ ) গৰ্জ তুলনীয় :—“ইঞ্জৰংশীয় বজ্রাব বিৱৰণ। আসায়  
বুঝলী, প্ৰথম অধ্যায়। শোণিতপুৰ বা ইদানীং তেজপুৰ জিলাৰ অন্তৰ্গত ভৈৰবী  
নদীৰ পৰা দিক্ষৰবাসিনী অৰ্ধাত উঙান সদিয়াৰ কেচাইখাজী পৰ্যন্ত সৌমাৰ পীঠ  
বোলে। এই সৌমাৰ পীঠৰ পূৰ্ব, হীৰকৃট পৰ্বতৰ দক্ষিণ, সৰ্ণাদিব উত্তৰ, এই  
সীমাৰ মধ্যতে বিশ্বাসি নামক পৰ্বতৰ খুঁড়ুয়ি নামে অতি সুবৰ্ম্মা ফল-  
পুল্পে শোভিত স্থান আছে। এক সময়ত ধৰিগণ সহিতে শচি ও ইন্দ্ৰ উভয়েই  
কামোন্তৰ হৈ আনন্দে ক্ৰীড়া কৰি কুবিছিল। সেই পৰ্বতৰ গুহাতে বশিত মূলি  
থাকে। তায়ে পৰা জ্ঞান কৰিবলৈ যাওঁতে তেওঁৰ পুস্পাটিকাতে ক্ৰীড়া কৰা  
দেখি কুপিত হৈ ইন্দ্ৰ দেৱতাক অন্তৰ্জ ও অন্তৰ্জা সৌত পতিত হওক বুলি ধাৰ  
দি সেই স্থান এবি বজ্রপীঠৰ ইশানকোণৰ নীলাচললৈ মূলি প্ৰচি গল। পথে  
ইন্দ্ৰ তৎক্ষণাতে কাণে শুশুনা কলা ও বোৰা এনে দৈত্যাকাৰ মহুষ্য হল।  
ইঞ্জৰ সেই কপ অৱস্থা দেখি সন্ধিগণ সহিতে অতি দুঃখিত হৈ শচী স্বৰ্গলৈ  
গুঁচি গল।”

সমসাময়িক এই দুই গৰ্জৰ ভিতৰত হৰকান্তৰ গঠন সেই পুৰুণি ভাৰ আৰু  
অসমীয়া কথা-বীতি সম্পূৰ্ণ দেখিবলৈ পোৱা হয় ; আনন্দবায়ব গঠন অকল  
নতুন ভাৰৰ দেখিবলৈ গঠন নহয়, কথা-বীতিত এটি আচহৰা নতুন ভাঁজ  
সোমোৱা দেখা পোৱা হয়। এয়ে ইংৰাজী বাক্য-বীতিত প্ৰভাৱ ; অকল বাক্য-  
বিশ্বাসতে নহয়, কথাৰ ঠাচতোঁ : যেনে, “হৈ অময় দেস নিয়ামি লোকসকল,  
তোমালোকে অসপ গমি চালেই জানিবা যে তোমালোকৰ দুৰৱস্থাৰ হেতু  
তোমালোকেই। দেখা, প্ৰথমতে এই অগতত বিশ্বাব সমান আমাৰ মিত্ৰ নাই ;  
কিয়নো তাক জানিলে আমি গিয়ান পাওঁ।.....হাই, হাই, কি আক্ষেপৰ  
কথা। হে প্ৰিয় মিত্ৰ সকল, যদি সভ্য আক গিয়ানি আৰু সুবী হৰৰ বাঞ্ছা কৰা  
তেন্তে টোপনিয় পৰা উঠঁ।.....ছতিমন্তে, হে যোৰ অসমীয়া মিত্ৰসকল, বিশ্বা  
জ্ঞেনেকৈ ইহকালত উপকাৰক, আন একো তেনে নহই। কিন্তু যদি সভ্য আৰু  
সুবী হৰ খোজা, তেন্তে কিমি আৰু শিৱ কৰমত ইংৰাজৰ দৰে পার্গত হৰলৈ

পুকুৰার্থ কৰ্বা।” এই বচনাৰ উমি উমি স্বদেশ-প্ৰেম আৰু বাচকবলীয়া শুধু শব্দাবলী সৰেও ইংৰাজী-ভঙ্গুৱা গন্ধ বীতিৰ যি গোৱা, আমেৰিকাৰ লেখক-সকলতো তেনে নাই। লেখকৰ অজ্ঞাতসাৰেও অসমীয়া গন্ধত বিদেশী প্ৰভাৱক ই পাতনি।

গুণাভিবাঘ বকৰা ( ১৮৩৭—১৪ ) ১৯৫৯ শকত যোৰহাটত ওপৰে ; এওঁ বণবাম বকৰাৰ দিতীয়া ভাৰ্যাৰ সন্তান। গুণাভিবামৰ জন্মৰ পিছ বছৰতে বণবাম চুকায়, আৰু এওঁলোকৰ আজীৱ আনন্দবাম চেকিয়াল হুকনহৈতে এওঁলোকক সকলো সহায় কৰে। হুকনে নিজে গুণাভিবামক কলিকতালৈ নিৰ্ভাৱ কৰুতোলা ইংৰাজী পাঢ়াশালিত ভৰ্তি কৰায়। ১৮৫৪ত তাৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ গুণাভিবামে প্ৰেছিডেপ্সী কলেজতে নাম লগায়; আৰু দিতীয় বার্ষিক পৰীক্ষাত উত্তিৰ নোৱাৰি সেই কলেজতে আইন পঢ়িবলৈ লয়। ১৮৫২ত হুকনে গুণাভিবামৰ নামে লোৱা কলিকতা নিউ প্ৰেছৰ এৰেই অধ্যক্ষ হৈ থাকে। ১৭৭৯ শকৰ ১৮ আঘোণত গুণাভিবামে ব্ৰহ্মসুবীক বিয়া কৰায়। হুকনৰ আৰম্ভিক মৃত্যুত গুণাভিবাম কলিকতাৰ পৰা উলটি আছে, আৰু ১৮৫৯ বৰ্ষ অষ্টবৰত ছৰ এছিষ্টে কমিশননাৰ আৰু ১৮৬০ৰ জানুৱাৰীত একষ্টা এছিষ্টেট কমিশননাৰ নিযুক্ত হয়। এওঁ হুকনৰ বৰাটি লৰা বাবিকাৰামক বিলাতত আৰু দিতীয় লৰা অৱদামক স্বদেশতে শিক্ষা দিয়ায়। ছাত্ৰ অৱস্থাবে পৰা সামাজিক যতত গুণাভিবাম উদাবপঞ্চী আছিল, আৰু কলিকতাত ধৰ্ম সময়তে এওঁৰ মন ব্ৰীহ ধৰ্মৰ ফালে ঢাল লৈছিল ; সেইহে বিষয়া জীৱনত ১৮৬৯ত ধূৰূপীত থাঁকোতে এওঁ ব্ৰাহ্ম ধৰ্ম লয়। এওঁ বিধৱা বিবাহৰ সদায় সমৰ্থক আছিল। সেইবাবে ১৮৬৭ৰ জুলাইত এওঁৰ আগৰ বৈশিষ্ট্যেক চুকোৱাত ১৮৭০ত পৰম্পৰাম বকৰাৰ বাবী তিকৃতা বিশুণ্পিয়াক আকো বিয়া কৰায়। এই গৰাকীৰ ফালৰ ১৮৭১ৰ কেকুৰাবীত স্বৰ্ণলৰ্তা, ১৮৭৪ৰ জুনত কৰণাভিবাম আৰু পাছত জ্ঞানদাভিবাম আদিব অন্ম হয়। ১৮৭০ৰ ৩১ মাৰ্চত বজ্রাবীয়া বিষয়-বাৰৰ পৰা আজৰি পাই কলিকতাত এডোখৰ মাটি কিনি ধৰ-বাৰী সংজোৱাৰ দিহা কৰোতেই ১৮৭৪ৰ ২৫ মাৰ্চত এওঁৰ মৃহু হয়। এওঁৰ মৃত্যুৰ ঠিক হুচুৰৰ আগতে ১৮৭২ৰ ২৬ মাৰ্চত এওঁৰ দিতীয়া ভাৰ্যা চুকায়।

ছাত্ৰ অৱস্থাৰ পৰাই গুণাভিবাম সাহিত্যামুদ্ধাগী আছিম। দানশ বছৰ সপ্তম সংখ্যা “অকনোদই”ত ( জুলাই, ১৮৫৭ )—“ৰোসা পুথি চপা হোআৰ

বিগ্যাপন। শ্ৰীগুণাভিবাম ডেকা বকআ। ১০ আগোস্ট, ১৭৭৮ ; প্ৰেচিডেঙ্গি  
কলেজ, কলিকতা। শ্ৰীশ্রীজুক্ত আউনি অটোৱা অধিকাৰ গোসৌইৰ দোআৰাই  
উৎসোধন কৰা হৈ” বুলি ওলায় ; ১৮৬০ত এওৰ আনন্দবাম চেকিয়াল ফুক নৱ  
জীৱন-চৰিত্ৰ পুঁথি ওলায় ; লেখকৰ পাতনিৰ ভাষাৰেই “আমাৰ ভাষাত আধুনিক  
জীৱন-চৰিত্ৰ এই পুস্তকেই প্ৰথম। (১১ ভাদৰ, ১৮০২ খক)”。 অকস  
সেমে নহয় ; বছৰেলে লিখা অসম জীৱনীৰ দবে যেই বিষয়ত সি আজিজৈকে  
আদৰ্শনীয় হৈও দৈছে। ১৮৩৬ শকত ইয়াৰ হিতীয় তাৰিখণ ওলায়। ১৮৪৪ত  
নিউ আৰ্য প্ৰেছৰ পৰা আধুনিক বীতিত লিখা এওৰ অসম বুবঞ্জী প্ৰকাশিত হয় ;  
স্বকপতে ইও এই বিষয়ৰ পথপ্ৰদৰ্শক পুঁথি। ১৮৫৮ত এও বিধৱা-বিবাহৰ  
সমৰ্থনকাৰী ধাম-নৱমী নামৰ মৌলিক সামাজিক নাটক লিখে। নৱমী নামৰ  
বিধৱা ছোৱালী এটো লগত বামচল্ল নামৰ এজন ডেকাৰ উপন্থি প্ৰেৰণ হয় ; এই  
কথা সদৰি হলত গোসামৰে তেওঁলোকক এবৰীয়া কৰে। বাতি এই গোসামৰে  
এটি সম্পোন দেধি তাৰ বাতৰি ভক্তসকলক কৰ —“কালি বাতি এজন ক'লাইক  
চুটি-চাপৰ বামুণে বহুত হৃল থকা এখন বগা কাপোৰ পিঙ্কি আহি মোক কলে,  
'হেৱা গোসাই, চোৱাচোন বাক, মোৰ কাপোৰত কিয়ান হৈল। তুমি নতুনকৈ  
আকো এটা কিয় বিক্ষিল!।” এই বামুণঅন অৱশ্যে ইয়েচচল্ল বিশ্বাসাগৰ।  
গুণাভিবামে নিজে যে বিধৱা বিস্তাৰ কৰাইছিলেই, আপোনাব বিধৱা কহা  
স্বৰ্ণজাক পুনৰ্বিবাহ দিছিল ; গুণাভিবাম কলিকতাত থাকোতেই ১৮৫৬ত  
বিধৱা-বিবাহ বিধিবন্ধ হয় ; আক এই মতে কলিকতায চুক্তীয়া প্ৰেট হোৱা  
প্ৰথম বিধৱা বিবাহ আক আন দৱই তিনিখন তেনে বিয়াত তেও নিজে উপস্থিত  
আছিল। “গুনিবাহা সভাসদগণ। ধাম-নৱমীৰ বিৱৰণ ॥” বুলি নাটক সামৰণি  
গীতটিত আটোয়ে ঘোগ দিছে ; কিন্তু অছুতপু হৈমো গোসামৰে লোকাচাৰৰ ভৱত  
যোগ নিদিলে।

১৮৮৫তে (মাঘ, ১৮০৬) কলিকতায ১০০সং বহুজাব প্ৰেটৰ পৰা গুণাভিবামৰ  
সম্পাদিত মাহেকীয়া আলোচনী “আসাম বহু” প্ৰকাশিত হয়। সাহিত্য, বিজ্ঞান,  
বুবঞ্জী আদি বিবিধ বিষয়ৰ সাক্ষা প্ৰকাশ আক সত্যনাথ বৰা হেমচন্দ্ৰ গোস্বামী  
আদিয নতুন ধৰণৰ কলিকতাৰ সম্ভাৱে এই কাকতৰ ঘোল সংবিধা মাধোন  
ওলায়। নতুন লেখক-শ্ৰেণী গঢ়ি তোলাই আসাম-বহুৰ বিশেষ কীৰ্তি ; তহুপৰি  
“আসাম—অতীত আক বৰ্তমান” বোলা সম্পাদকৰ নিজ। বহুলীয়া প্ৰেক্ষাটি

ধাৰাৰাহিককৈ ওলাই ধাক্কোতেই এই কাকত হঠাৎ বক্ষ হয়। ১৮৯০ত “বিজুলী”  
কাকতত ওলোৱা এওঁৰ “কঠিন শব্দৰ বহস্ত ব্যাখ্যা”, খৃষ্টীয়া কথাৰ প্ৰেৰণাখনি,  
১৮৩০ত পথিৰ আকাৰে ওলায়। ই বিমল হাস্তৰসৰ সাহিত্য; হেমচন্দ্ৰ বৰুৱাৰ  
কদো-বৰলৰ শুঙ্গৰ নিচিনা বিশ্বয় বিজ্ঞপ ইয়াত নাই। “বৰ্তনপূৰ্ব নবাই  
অধ্যাপকক যহু পাচনিয়ে স্থাধিলে, “দেউ, চাহাৰ কিয় বোলে ?” অধ্যাপকে  
কলে, “চাহেন বা পাতু ইতি চাহাৰ। চাহ থাই বক্ষা পৰি-থাকে দেখি চাহাৰ।”  
যদু—“দেউ, কচাৰি কিয় বোলে ?” অধ্যাপক—“কং চাধি অৰ্ধাই কোন কোন  
চাৰিঙ্গন বহা ঠাই ? বব চাহাৰ, ছোট চাহাৰ, সদৰ আয়িন, মূলচূপ।” যদু—  
“মৰ্কৰ্মা কিয় বোলে ?” অধ্যা—“মং ঘূৰ্ণ্যং কদৰ্মং কৰোতি যঃ সঃ মৰ্কৰ্মা।  
মামুহক যি খচি বোকাৰ দথে কৰে সেয়ে মৰ্কৰ্মা।” যদু—“হাকিম কিয়  
বোলে ?” অধ্যা—“হা, কিম পদাৰ্থম ? হা, এইটো কি পদাৰ্থ ও !”...যদু—  
“দেউ, কিবা হস্ত পেচকাৰ আছে, এওঁনো কোন ?” অধ্যা—“পেচং কৰোতি কি  
লগাৱেতি যঃ সঃ পেচকাৰঃ। যিজনে হাঁকিমৰ আগত কথাৰ পেচ লগাই দিয়ে  
সেইজনেই।”

১৮১২ শকৰ প্ৰথম বছৰৰ “বিজুলী”ত ওলোৱা “আঞ্চাশক্তি স্তোত্ৰ” আৰু  
“ঈশ্বচন্দ্ৰ বিজ্ঞাসাগৰৰ বৈকুণ্ঠ প্ৰায়ণত ভাৰত-বিলাপ” আদি পদ্মথ ছন্মনামাৰ কৰি  
“গুৰুত্ব” এই শুণাভিবাৰেই। পঞ্চাংশ গোস্বামীৰ “পঞ্চমালা” পুঁথিতো এওঁৰ  
ভাসেৰিনি কৰিতাই ঠাই পাইছিল। “ভাৰত-বিলাপ” পঞ্চটিত—

“কান্দন্ত ভাৰত আই,                                  হিৱা মোৰ পুৰি যায়,

বিজ্ঞাসাগৰৰ বিৱোগত।

কি পাপে পাপিলী যষ্ট,                                  যোহোৰ মৰণ নাই,

যাতনা হে মোৰ কপালত।

যিজনে মোহোৰ অৰ্পে,                                  ধনে-প্ৰাণে যত্ন কৰে,

যাৰ হস্তে বাঢ়ে মোৰ আশা।

কোৰ্বা নিদাৰণ বিধি,                                  কিয় তাক হেৰুৱাওঁ,

কিয় মোৰ এছুৱা দুৰ্দিশা।

উল্লেখিত পুঁথি-প্ৰেৰণৰ বাহিবে “জোনাকী”ত ওলোৱা এওঁৰ সৌমাৰ ভ্ৰমণ,  
অসমত মানৰ শেহছোৱা, অলিখিত বুঝঞ্জী আদি উদ্দীপক গ্ৰন্থ। আনন্দবাম  
কুকনৰ পিছতে শুণাভিবাৰ অসমীয়া ভাষাৰ এজন ঘাই উৎসাহদাতাৰ বুলি হেমচন্দ্ৰ

বকরাই পৰম শ্ৰদ্ধাৰে তেওঁৰ আজুজীৱনীতি শিখি। ধৈৰ্যে। মুঠতে ডেক্সাল কুকন  
আৰু হেচচৰ বকরাৰ পাছতে অসমীয়া সাহিত্যৰ ওখ আসনথনি বে পণ্ডিতবাম  
বকরাৰ তাত সন্দেহ নাই।

✓হেমচন্দ্ৰ বকরা (১৮৩৫—৯৬) বর্তমান অসমীয়া সাহিত্যৰ অধান  
ত্ৰিমূলিৰ তৃতীয়টি। ১৭৫৭ খৰক ২৪ আষাঢ় মঙ্গলবাৰে শিৰসাগৰ মহাকুমাৰ  
বজ্ঞাবাহৰ গাঁৱত এওঁৰ জন্ম হয়। এওঁ শিৱসাগৰৰ সংঘত ভাষাবিদ পণ্ডিত আৰু  
বৈজ্ঞানিক-বিশাবদ মুকুতবাম বকরাৰ দ্বিতীয়া ভাৰ্য্যাৰ বিভীষণ সন্দান। ন বছৰমান  
বয়সলৈকে পিতাকে এওঁক কোন শিক্ষা নিদি পাছত বৰ্ণনালায় সৈতে তেটা-ডেটা  
নকৰোৱাকৈয়ে গোলে পোলে শব্দ স্থানত লগাই বিদ্যাবজ্ঞ কৰাব। এনেবেই  
১৭৬৯ খৰক কাতিলৈকে এওঁ পিতাকৰ তত্ত্বাধৰণত সংঘত ব্যাকৰণ পঢ়ি তাত  
কিছু বৃৎপঞ্চি লাভ কৰিলে; আৰু ইফালে নিজে নির্দেহ জ্ঞানপৰ্ব, কৰ্ণপৰ্ব  
আদি অসমীয়া পদ-পুথিৰোৰ পঢ়িবলৈ ধৰিলে। পাছত পিতাক অহনী বোগত  
চুকোৱাত শিৱসাগৰ কলেক্টৰী ছিষ্টাদাম লস্তীলাখ বকরা খুবাদেৱকে এওঁ  
লোকৰ গোটেই পৰিয়াল শিৱসাগৰ নগলৈলে নি হেমচন্দ্ৰক যাহে ৪-টকা বেজনত  
নবিছ নিয়ুক্ত কৰাব। ইফালে গুৱা-গধুলি এওঁ উৰ্বীৰ শিৱসাগৰীয়া বকরাৰ  
টোলত সংঘত আৰু তেজিয়াৰ শিৱসাগৰ জিলায় অধিপতি কেন্দ্ৰেইন্দ্ৰ ব্ৰোডীৰ  
ঘৰত দেৱনাগৰীৰে লিখা হিসী আৰু ব্ৰজবুলি শিকিছিল। বিজোৎসাহী ব্ৰোডীৰ  
সহায়তে আৰ্কো হেমচন্দ্ৰই লুকাইচুবলৈক ইংবাজী শিকিবলৈ লৈছিল, কিমনে;  
ইংবাজী শিকিলে জাত ধাৰ বুলি সেই সময়ত বহতে বিখাম কৰিছিল। কিন্তু  
ইংবাজী শিক্ষা সবহ লো আগবঢ়ে তেই সেই কথা দৱামেকৰ কামত পৰাত  
সেই চেষ্টাৰ সিমানতে শুভ পৰিল ঘণ্টি পাছত আৰ্কো আমেৰিকাৰ বেগটুষ্ট  
মিস্ত্ৰনৰ সহায়ত এওঁৰ ইংবাজী শিকাৰ হাবিবীয়াম ভালেখিনি পূৰ্ণ হয়। পাছে  
ইংবাজীত যথেষ্ট বৃৎপঞ্চি হোৱাৰ পাছত খুবাদেৱকে তিবক্ষাৰৰ পৰিবৰ্ত্তে মাঝে-  
সময়ে কাছাকীৰ ইংবাজী-সংক্ৰান্ত কাকড়-পত্ৰবোৰ হেমচন্দ্ৰ হতুৱা ভঙাইছিল।  
১৮৫৮ত এওঁ অলপ দিন গোলাঘাটৰ বেতিনিউ পেছকাৰ আৰু অলপ দিন  
শিৱসাগৰ ইংবাজী পচাশালিব দ্বিতীয় শিক্ষকৰ পদত অহায়ীকৈ কাম কৰিছিল।  
তাৰ পাছত মাহিলি ২৫ বেজনত বেতিনিউ যাহাফেজ নিয়ুজ হৈ ১৮৬২ লৈকে  
এই কামত ধাকে। এই বছৰৰ আগষ্টত এওঁক তেজিয়াৰ অসমৰ জুড়িছিয়েল  
কমিশনাৰ মেজৰ এগ নিউৱে ঘৰাহাটলৈ তেওঁৰ ভাষ-ভঙ্গ কাৰ্য্যী কৰি নিয়ে।

প্ৰকৃততে সেই কালত চিৰস্তাদাৰ মুসুফ আদিৰ বাহিৰে সৰ্বসাধাৰণৰ ইংৰাজী জানিবৰ প্ৰয়োজন নাছিল আৰু কেবেগীতি বাজে ইংৰাজী ভাষাক আটাৱে বিগাইছিল। এই পদৰ পৰাই হেমচন্দ্ৰ ক্ৰমে সেই অফিচৰ ছন্দপাৰিণ্টেণ্টেণ্টে পদ পায় আৰু ১৮৮১ৰ ১ জানুৱাৰীত ৮৩/৩ পাই পেসন লৈ অৱসৰ গ্ৰহণ কৰে। ১৮৭৫ আৰু ১৮৭৬ত দুৱাৰকৈ এঙ্ক একষ্টা এছিটেট পদ যচাতো সাহিত্য-চৰ্চাত ব্যাঘাত হ'ব বুলি আশঙ্কা কৰি সেই বাব নললে। ১৮৬৩ত এটা কষ্টা জন্মাৰ পাছত ১৮৬৫ৰ নৱেষ্টত জন্মী বোগত এওঁৰ দৈলীয়েক ঢুকাৱ।

চেকিৱাল কুকন আৰু শুণাডিবাৰ দৰেই হেমচন্দ্ৰো “অকনোদই”তে সাহিত্যৰ উমেদাৰ ঝৌৱন আবস্থ কৰে। একাদশ বছৰ চতুৰ্থ সংখ্যা “অকনো-দই”ত ( এপ্ৰিল, ১৮৫৬ ) “অনেক বিয়া কৰা অভূত” প্ৰৱন্ধ লেখক দুমনামা সেই “শ্ৰী সোনাৰ চান্দ” বে হেমচন্দ্ৰ, পানীকুনাথ গঠেৰ লবাশিকা আগছোৱাৰ “সোনাৰ চান্দ ডেকা বৰুৱা” উল্লেখেই বেকা অথচ তীক্ষ্ণভাৱে বুজায়। তেওঁৰ আৰুজীৱনীতো এই কথা তেওঁৰ চুম্বক আৰু শক্তিসংপৰ গঢ়ত প্ৰকাশ পাইছে : “মই পুনৰায় বিয়া নকৰালোঁ। আজিকালি আমাৰ সমাজৰ অৱস্থালৈ চাই ভাৰ্য্যা মৰা পুৰুষে পুনৰায় বিয়া কৰোৱা গোটেই নিলনীয়। মই ভাৰি চালোঁ, মোৰ ভাৰ্য্যাৰ নইে মোৰ মৃত্যু হোৱা হলে তেওঁৰ কি অৱস্থা হ’মহেতেন ? তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হলেই মই এটা ক্ৰিয় তিনটা বা অধিক বিয়া কৰিব পাৰো ; কিন্তু বিধৱা হোৱাৰ পাচত বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গলহেতেন, সমাজে ব'ঞ্জিলেহেতেন, আৰু লেঙ্গ জীৱনস্ততে মৰা যেন হৈ থাকিল-হেতেন ! ই যেনে অসমত তেনে অসুণ্ডত। ..... শাস্ত্ৰ নেলাগে বুক্কিলৈ চালেই বিধৱাৰ বিয়াত যে কোনো দোষ নাই তাক বুজিৰ পাৰি, আৰু শাস্ত্ৰবাৰ বুজিয়েই মূল, কিম্বো “বুজিহীন-বিচাৰেন ধৰ্মহানিঃ প্ৰজায়তে।” এতিয়া চাওক-চোন, যতা-তিৰোতা দুইটা সমান জীৱ ; ভোক-পিৰোহ, টোপনি, বোধ-ইচ্ছা, অঙ্গ-প্ৰত্যঙ্গ, অন্ম-মৰণ দুইবো সমান। তথাপি এটাৰ যি স্বত্ব আছে আনটোয় সি নাই ৰোলা কথাটো কিমান অহ্যায়, ইয়াক যাব অলপমান জ্ঞান আছে সিও বুজিৰ পাৰে। ঈশ্বৰৰ বা স্বতাৱৰ নিম্নমতে বিধৱাৰ বিয়া নিষিক্ষ হোৱা হলে স্বামীৰ মৃত্যুৰ পাচত তিথোতাৰ মনৰ পৰা সহবাসৰ বাহু গুচি গলহেতেন ; কিন্তু সকলোৱেই জানে তেনে কেতিয়াও নহয়। হিন্দু-শাস্ত্ৰমতে ভাৰ্য্যা স্বামীৰ অৰ্কনাম আৰু হিন্দুবিদাকে তেওঁলোকৰ বিয়াত অধিক্ষ আগত দেৱতা আৰু

পিতৃবিলাকক সাক্ষী কৰি ভাৰ্য্যাক এইকপে কৰ, “তোমাৰ প্ৰাণে সৈতে মোৰ প্ৰাণক, তোমাৰ হাড়ে সৈতে মোৰ হাড়ক, তোমাৰ মাঝে সৈতে মোৰ মাঝেক, আৰু তোমাৰ ছালে গৈতে মোৰ ছালক মিলাওঁ।” ইয়াৰ দ্বাৰা দেখা যাব যে ভাৰ্য্যা আৰু স্বামীৰ একে দেহ, একে প্ৰাণ ; ছহুৰ ভিতৰত একো প্ৰভেদ নাই। এনে স্থলত ঘেড়িয়া পুৰুষে ভাৰ্য্যা যদি গলে অৰ্পণ কৰিব খৰীৰৰ এভাগ নষ্ট হলে তাক পূৰ্বাই লব পাবে, তিখোতা সেই স্থলৰ পৰা বক্ষিত হব কৰিব ?...

“আমাৰ শিক্ষিত ডেকাবিলাকৰ মূৰত এটা বদ গধুৰ বোজা আছে, সেই কথা মিলিয়াকে ভাৰি চোৱা উচিত। ইয়াৰ পাচত তেওঁবিলাকেই সহাজৰ নায়ক আৰু সাধাৰণ বতৰ অষ্টা হব ; তেওঁলোকে যেন কুসংস্কাৰ আৰু দেশাচাৰৰ দাস হৈ নাখাকে, আৰু বিদ্যাৰ বাটটো বহলাৰ, এৱে মোৰ আনন্দিক ইচ্ছা আৰু আৰ্থনা। পূজনীয় বিষ্ণুসাগৰে বিষ্ণু বিবাহ যে শান্তিসিঙ্গ ইয়াকে প্ৰমাণ কৰিবৈছ যনে যনে নাখাকিল, আপোনাথ পুত্ৰকেৰে সৈতে বিধৱাৰ বিয়া দিলে। কালৰ সোতত তেওঁ উটি গল ; কিন্তু তাৰ বালিত তেওঁ যি খোজৰ সীচ ধৈ গৈছে সি চিৰকাললৈ ধাৰিব, কৃপ্ত নহয়। সেই খোজৰ পাচত চলে তা শান্ত আমাৰ দেশত গুলাৰ কেড়িয়া ? অভিধৰণিয়ে স্মৃথিহৈ—“কেড়িয়া ?”

১৮৭৩ ব ১৮ জুনৰ তেওঁবিলাক লেকচেনেট গৱৰ্ণৰ ছাব অৰ্জ কেন্দ্ৰে ২১৫২ নং জাননী অফিসিয় “আদিপাঠ” লিখি তেনে আচৈকুবিধিবন্ধনৰ কিভাবৰ ভিতৰত আগঢ়াই পাই এণ্ঠ ৫০০ টকা বটা সাজ কথে ; ইয়াৰ পাছতো “পাঠ্যালা”, “ব্যাকবণ” আদি পৃথি লিখি আৰু “বেটু হেলথ” পৃথি ভাঙি গৱৰ্ণমেন্টৰ পৰা সকলোটি মিলাই পাব মুঠ ১১০০ টকা। কাৰ্যকপৰ পূৰণি সংস্কৃত পৃথি গোটোৱা বিষয়ত ঘাজেন্দ্ৰলাল মিত্ৰক সহায় কৰিও এণ্ঠ গৱৰ্ণমেন্টৰ পৰা শলাগ আৰু আৰ্থিক প্ৰক্ৰিয়াৰ পাৰ। অসমত বিবাহ-গৰ্জনি বুলি এখন ইংৰাজী পৃথি এণ্ঠ পাছব বয়সত লিখি উলিষ্ঠান ; ১৭৮১ খকত এণ্ঠ অসমীয়া ব্যাকবণ শিৰসাগৰ বিশ্বল প্ৰেছেই ছিপাই ; ভাৰ পাছত পাটাৰ্শলীয়া ছাতবধ উপৰোক্ষী কৰি ১৮৮৬ ত অসমীয়া লৰাৰ ব্যাকবণ উলিষ্ঠান। হেমকোৰ এণ্ঠৰ নিজৰ আৰু অসমীয়া ভাষাৰ এটি প্ৰেষ্ঠ কীভিত্তিত ; রেবচাৰৰ আদৰ্শত লিখা এই অভিধানৰ অজনব ইংৰাজী অভিধানৰ লগতহে শ্ৰেষ্ঠ একে হতীয়া কাৰ্য

ক'পে বিজ্ঞি হব পাৰে, আৰু দ্বকপতে ই সেই শাৰীৰ ওখ প্ৰতিভাৰি কাৰ্য । অৰীৱন কালত তেওঁ হেমকোষ প্ৰকাশিত হোৱা দেখিবলৈ নাপালে, আৰু নাপাৰ বুলি আনিয়ে তেওঁ সংক্ষিপ্ত হেমকোষ বুলি তাৰ এটি ক্ষুদ্ৰ সংস্কৰণ কৰে ; আৰু ১৮১৪ শকাৰ আধোগত পঢ়াশলীয়া অভিধান বুলি এখনি সকল শব্দকোষ উলিয়ায় । মাণিকচন্দ্ৰ বকলা আৰু অনন্দৰাম কুকলে পতা এটি অঙ্গুষ্ঠানৰ সহায়ত ১৮৮২ ত শুৱাহাটীৰ পৰা আৱৰ ৯০০ গ্ৰাহকেৰে এওঁ আসাম-নিউচ নামৰ ইং-অসমীয়া সাম্প্ৰাহিক কাকতখনি উলিয়ায় । ১৮৫৫-ৰে জুলাইৰ পৰা যদিও এই কাকত ওলাৰলৈ এৰে, তথাপি অসমীয়া ভাষায় আখব-জোটনি আৰু বচনা-বৈতিক বৰ্তমান গচ্ছ দিয়াত ইয়াৰ বৰঙণি অসামাঞ্চ নিশ্চয় ।

‘কানীয়া কীৰ্তন’ আৰু ‘বাহিৰে বৎস তিতৰে কোৱাভাতুৰী’ হেয়চন্দ্ৰ ব্যঙ্গ বচনা । ‘কানীয়া কীৰ্তন’ নাটক বা প্ৰহলদ গচ্ছ লিখিলেও ভাত নাটকীয় গুণ বিশেষ থকা বুলিব নোৱাৰি ; সমসাময়িক সমাজক নিজ দোষবিলাক চকুত আঙুলি দি দেখুৱাৰ বাবেইহে লিখা বুলিব পাৰি । ‘কোৱাভাতুৰী’ কাহিনীমূলক ; ইয়াৰ বাঙ্গ আৰু চোকা । “কোৰখনীয়া সত্ৰৰ গোৰক্ষন দেউ আতা পথম বৈষণৱ ; কংস বজাৰ চলন যোগাতী কুঞ্জী বাহিৰ বৎসত জাত, সাক্ষাত গুৰুজনৰ পৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ দেউ আতাৰ পৰিমাতি । ঘোষা, কীৰ্তন, বজ্জীৱনী, এই তিনিখনি শান্ত প্ৰস্তুৰ পঞ্চাশ । ইয়াত বাজেও শুণমালা, ভট্টিয়া, চপয়, তোটয়, এইবিলাক মুখে আৰৈ কুটাৰ দৰে কুটে । বৰ্গীতত গোসাইদেউ এনেহে পাৰ্গত যে তেওঁ পুৱতীয়া নিশা গীত ধৰিলে ওচৰ্ব গচ্ছবিলাকেও পাত লৰোৱাৰ চলেৰে তাল ধৰে ; আৰু কুকুৰ-শিৱালৈও প্ৰেৰত বাউল হৈ থাগ দি঱ে । .....গোসাইদেৱ ‘বাক সিধ্’, যি বোলে সেক্ষে হৱ । এবেলি এজন তকতে কিবা দানৰ কথাত “হতঙ্গী হো” বুলি ভাক শাপ দিছিল । গোসাইদেৱ “বৰ্জ বাহিক” পদিবৰ্য পথা ভকতজনে দেৱ কুবি বচন শাখোন টানিলৈ ।” পুধিৰনৰ মৰ্মবাণী ‘কোৱাভাতুৰী’ৰ সাময়ণি গীতত : “হায়, হায়, কেনেকুৱা কৰ্য গতি । উদাসীন মহাজনে হুথ পালে অতি ॥ কপটিয়াৰ ফাকটি গোটেই আক্ষায । ভাল বেয়া চিনিবৰ শক্তি আছে কায় । কেৱলীয়া মহাজন ধৰ্মীৰ বেশ । শিষ্যক তথাম দি ধৰ্ম উপদেশ ॥ মুখত ধৰ্ম কথা অন্তব্যত আন । ধিক্ তাৰ পথমাৰ্থ ধিক্ তাৰ জ্ঞান ॥ বাহিৰত বৎ চং নাই কোনো যলি । ভিতৰৰ ফাল কিষ্ট ছাই লিপা ফলি ॥

आपोनाक शुचि बुलि लोकक विगाम। धर्मव टाकिलिबे पाप ढाकि धार॥  
बाहिवत माला अपे धर्मी देखाय। अस्त्रवत वा कि भाबे चिन एको नाइ॥  
अस् अस् ! ह'ल आहि घोष कलिकाल। धर्मव कठीया तली पापव त'बाल॥  
ताल माला कोट पूजा आक होयव छाइ। बाहिव द्वाष्ट तात पतियन नाइ॥"

सोब अगतत वृहस्पतिव दर्बे, ओठव शतिकाव इंद्राञ्जी साहित्यात अनुचन्दन  
निचिनाईके, वर्ष्यान् असमीया साहित्यात हेमचन्द्र रकवाइ एखनि विशेष आसन  
अधिकाव कबे। आको अनुचन्दन दर्बेह हेमचन्द्र अधिनायकस्त्र तेउव बचनाव  
लेख वा झोखव उपवतो निर्जव नकबे, एउलोकव ब्यक्तिस्त्र आचरित्यारे  
एनेबोव बिचारव अतीतत। इफालेओ अनुचन आक हेमचन्द्र उडुख्यावे  
कीर्तिस्त्र तेउलोकव एकेहतीमा अभिधान दृखनि; किस्त्र लि साहित्याव  
लगत शम्पर्क-शृङ्ख। तहुपवि हेमचन्द्र आक उगाडिवाम उडैनेश शतिकाव असमीया  
साहित्यव छाटि शिकालम बुलिव पाबि; बैवर नरालोचकसकले शक्तव-श्वर्य  
आक ४८८-चल्लाव उपमा दियाव दर्बे हेम-बेलि आक षुण-जोनक सेह  
शतिकाव असमीया साहित्याव छाटि चलु बुलिलेओ छुल नहम। किस्त्र जोनाकव  
ज्वेउतिक बेलिव किबगे जिनिव पवाव दर्बे हेमव अतिताव अखवताइ शुणव  
ज्वेउतिक शहुडाक भस कविव पाबिले। एই दुइडान अधिनायकव गाइछुटीया  
स्त्राव, हाश्वरस, गम्भ, ब्यक्तिस्त्र शकलोते एই बिजनिवे सार्वकता देखिबलै  
पोरा हय साहित्यात हास्त्यस दापे हेमचन्द्र 'कोमागात्मी' आक उगाडिवामव  
'वृहस्प-व्याध्या', गम्भकपे हेमचन्द्र आद्यावनीव सामवणि आक उगाडिवामव  
'सोयाव अग्न'व आवण्णि आदि यिलालेह यथेष्ट हय। आको यूठते उडैनेश  
शतिकाव असमीया साहित्यव बीबराहगकलव भितवत हेमचन्द्रह, ओठव शतिकाव  
इंद्राञ्जी साहित्यव अनुचन्दन दर्बे, अझतेदौ ब्यक्तिस्त्र।

हरिबिजास आगवठाला (१८४२-१९१६) तेजप्रबव गम्भिव गारत  
उपन्थे। शिक्षाव अर्थे एउ पोनते डिक्रिगड आक शिरसागव, शेषत कलिकतालै  
ग्ने ताव हिन्दु कुलात पठेत। शिक्षा सां कवि एउ नामा ब्यरसायत धर्वे। एउ  
आका, डफला, चिंको यिछिमि आदि आवबी आतिक ववाव ज्ञानिछिल, एই वाबे  
डफला शुद्धव समस्त एउक डफलाक ववावलै पठाइছिल। एउ भाबतर्बर्षव  
बाहिबेओ ब्रह्म देश आक लडा द्वीप आदिव घाइठाइबिजाक बूबि आहि शेषत एउ  
तज्जपवूत काठ-फला कलव काबवावत हात दिये। एই ब्यरसायत एउव एनेदर्बे